

Total number of pages – 24.

<b>CODE : 35T ACOU</b>
(EN/AS/BN)

**2025**

**ACCOUNTANCY**

*(For New Course Students)*

**Full Marks : 80**

**Pass Marks : 24**

**Time : Three hours**

*The figures in the margin indicate full marks  
for the questions.*

**For New Course :**

Q. No. <b>1</b> (a) .....	1×4 = 4
<b>1</b> (b) .....	1×2 = 2
<b>1</b> (c) .....	1×2 = 2
Q. Nos. <b>2-7</b> carry <b>2</b> marks each .....	2×6 = 12
Q. Nos. <b>8-11</b> carry <b>3</b> marks each .....	3×4 = 12
Q. Nos. <b>12-15</b> carry <b>6</b> marks each .....	6×4 = 24
Q. Nos. <b>16-18</b> carry <b>8</b> marks each .....	8×3 = 24
<hr/>	
Total = 80	



1. (a) Fill in the blanks with appropriate word/words : **(any four)**  
1×4=4

উপযুক্ত শব্দৰে খালী ঠাইসমূহ পূৰ কৰা : (যিকোনো চাৰিটা)

উপযুক্ত শব্দ/শব্দাবলী দিয়ে শূন্যস্থান পূৰ্ণ কৰো : (যে-কোনো চাৰিটা)

(i) New Ratio - Old Ratio =       ? .

নতুন অনুপাত - পুৰণি অনুপাত =       ? ।

নতুন অনুপাত - পুরোনো অনুপাত =       ? ।

(ii) Closing Stock is valued at cost or market price whichever is        .

ক্রয় বা বজাৰমূল্য যি        হয়, তাৰ ওপৰত সামৰণি মজুতৰ মূল্যায়ন কৰা হয়।

ক্রয়মূল্য বা বাজাৰমূল্য যেটি        হয়, তাৰ দ্বাৰা শেষ মজুত-এৰ মূল্যায়ন কৰা হয়।

(iii)        statement is also known as Profit and Loss Account.

       বিবৃতিক লাভ-লোকচান হিচাপ বুলিও জনা যায়।

       বিবৃতিকে লাভ ও ক্ষতিৰ হিসাব ৰূপেও জনা যায়।

(iv)        is the extra earning capacity of a partnership firm.

       হ'ল এটা অংশীদাৰী প্রতিষ্ঠানৰ অতিৰিক্ত লাভ আহৰণৰ ক্ষমতা।

       হল একটি অংশীদারী প্রতিষ্ঠানের অতিৰিক্ত লাভ আহৰণৰ ক্ষমতা।

(v) Balance Sheet shows financial        of an enterprise.

উদ্বৃত্ত পত্ৰই প্রতিষ্ঠান এখনৰ বিত্তীয়        ক দেখুৱাই।

উদ্বৃত্তপত্ৰ কোনো প্রতিষ্ঠানের আর্থিক        -কে দেখায়।



(b) State whether the following statements are 'True' or 'False':

1×2=2

তলৰ উক্তিবোৰ 'শুদ্ধ' নে 'অশুদ্ধ' লিখা :

নিম্নলিখিত বিবৃতিগুলি 'শুদ্ধ' বা 'অশুদ্ধ' লেখো :

(i) Company is an artificial person.

কোম্পানী এটা কৃত্ৰিম ব্যক্তি।

কোম্পানি একটি কৃত্ৰিম ব্যক্তি।

(ii) Debt-Equity ratio is a kind of liquidity ratios.

ঋণ-সমাংশ অনুপাত তৰল অনুপাতসমূহৰ এটা প্ৰকাৰ।

ঋণ-ইকুইটি অনুপাত হল এক প্ৰকাৰ তৰল অনুপাত।

(c) Choose the correct alternative :

1×2=2

শুদ্ধ উত্তৰটো বাছনি কৰা :

শুদ্ধ বিকল্পটি নির্বাচন কৰো :

(i) When a new partner is admitted, the increase in the value of assets is debited to :

যেতিয়া এজন নতুন অংশীদাৰৰ ভৰ্তি হয়, সম্পত্তিসমূহৰ মূল্য বৃদ্ধি ডেবিট কৰা হয় :

যখন একজন নতুন অংশীদাৰকে নেওয়া হয়, সম্পত্তিসমূহৰ মূল্য বৃদ্ধি খৰচ ধৰা হয় :

(a) Profit and Loss Account

লাভ-লোকচান হিচাপত

লাভ ও ক্ষতিৰ হিসাবে



(b) Assets Account

সম্পত্তিসমূহৰ হিচাপত

সম্পত্তিসমূহৰ হিসাবে

(c) Capital account of old partners

পুৰণি অংশীদাৰৰ মূলধন হিচাপত

পুরানো অংশীদারদের মূলধনের হিসাবে

(d) None of the above

ওপৰৰ এটাও নহয়

উপরের কোনোটাই নয়

(ii) As per Companies Act, 2013, the maximum rate of interest on calls-in-arrears is :

কোম্পানী আইন, 2013 অনুসৰি বাকী তলবীৰ ওপৰত হ'ব পৰা সৰ্বোচ্চ সুদৰ হাৰ হৈছে :

কোম্পানী আইন, 2013 অনুসারে তলবি বকেয়ার উপর সর্বোচ্চ সুদের হার হল :

(a) 11%

১১%

(b) 10%

১০%

(c) 6%

৬%

(d) 12%

১২%



2. Name *two* types of shares which a company can issue. 2

এটা কোম্পানীয়ে বিলি কৰিব পৰা দুই প্ৰকাৰৰ অংশপত্ৰৰ নাম লিখা।

কোনো কোম্পানি যে দুই ধৰণেৰে অংশপত্ৰ বিলি কৰতে পাৰে সেগুলিৰ নাম লেখো।

3. Mention *any two* items which are recorded on the debit side of Profit and Loss Appropriation Account. 2

লাভ-লোকচান উপযোজন হিচাপৰ ডেবিট ফালে লিপিবদ্ধ কৰা যিকোনো দুটা পদ উল্লেখ কৰা।

লাভ-লোকসান উপযোজন হিসাবেৰ খৰচের দিকে লিপিবদ্ধ কৰা যেকোনো দুটি পদ উল্লেখ কৰো।

4. What is Partner's Current Account? 2

অংশীদাৰৰ চলিত হিচাপ কি?

অংশীদাৰেৰ চলিত হিসাব কী?

**OR / নাইবা / অথবা**

What is meant by guarantee of profit to a partner?

অংশীদাৰক লাভৰ প্ৰতিশ্ৰুতি মানে কি বুজা যায়?

অংশীদাৰেৰ লাভেৰ প্ৰতিশ্ৰুতি বলতে কী বোঝায়?

5. What is paid-up capital of a company? 2

এটা কোম্পানীৰ আদায়কৃত মূলধন মানে কি?

কোনো কোম্পানীৰ আদায়কৃত মূলধন কী?

**OR / নাইবা / অথবা**

What is meant by computerised accounting system?

কম্পিউটাৰকৃত লেখাংকন প্ৰণালী মানে কি বুজা যায়?

কম্পিউটাৰকৃত হিসাবনিকাশকরণ প্ৰণালী বলতে কী বোঝায়?



6. Give *two* limitations of financial statement analysis.

2

বিত্তীয় প্রতিবেদন বিশ্লেষণৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা।

আর্থিক বিবৃতি বিশ্লেষণেৰ দুটি সীমাবদ্ধতা উল্লেখ কৰো।

**OR / নাইবা / অথবা**

What is data verification ?

তথ্য প্রমাণীকৰণ কি?

তথ্য যাচাইকৰণ কী?

7. Write *two* features of cash flow statement.

2

নগদ ধন প্রবাহৰ প্রতিবেদনৰ দুটা বৈশিষ্ট্য লিখা।

নগদ ধন প্রবাহ প্রতিবেদনেৰ দুটি বৈশিষ্ট্য লেখো।

**OR / নাইবা / অথবা**

Write *two* uses of electronic spreadsheet.

ইলেকট্রনিক স্প্রেডশীটৰ দুটা ব্যৱহাৰ লিখা।

ইলেকট্রনিক স্প্রেডশীটেৰ দুটি ব্যৱহাৰ লেখো।

8. A, B and C are partners sharing profits in the ratio of 2 : 2 : 1 respectively. They admit D as a new partner for  $\frac{1}{6}$ th share in the profits. Calculate the sacrificing ratio.

3

A, B আৰু C তিনিজন অংশীদাৰ আৰু তেওঁলোকে ক্ৰমে 2 : 2 : 1 অনুপাতত লাভ বণ্টন কৰে। তেওঁলোকে লাভৰ  $\frac{1}{6}$  অংশৰ বাবদ D-ক নতুন অংশীদাৰ হিচাপে ভৰ্তি কৰে। ত্যাগৰ অনুপাত নিৰ্ণয় কৰা।

A, B এবং C হল তিনজন অংশীদাৰ এবং তারা যথাক্রমে 2 : 2 : 1 অনুপাতে লাভ বণ্টন করে। তারা  $\frac{1}{6}$  অংশ লাভের অংশীদারিত্বে Dকে নতুন অংশীদাৰ হিসেবে গ্রহণ করে। ত্যাগের অনুপাত নিৰ্ণয় কৰো।



**OR / নাইবা / অথবা**

Explain the super profit method of valuation of goodwill.

সুনাৰ মূল্যায়নৰ অতিলাভ পদ্ধতিটো ব্যাখ্যা কৰা।

সুনাৰ মূল্যায়নৰ অতিলাভ পদ্ধতিটো ব্যাখ্যা কৰো।

9. Write *three* uses of financial statement analysis.

3

বিত্তীয় প্ৰতিবেদন বিশ্লেষণৰ তিনিটা ব্যৱহাৰ লিখা।

আৰ্থিক প্ৰতিবেদন বিশ্লেষণৰ তিনিটি ব্যৱহাৰ লেখো।

**OR / নাইবা / অথবা**

Seru Ltd. has a liquid ratio of 2 : 1. The values of inventory, prepaid expenses and current liabilities are Rs. 50,000, Rs. 10,000 and Rs. 2,00,000 respectively. Find out the value of current assets.

ছেৰু লিমিটেডৰ তৰল অনুপাত হৈছে 2 : 1। মজুত, অগ্ৰিম প্ৰদত্ত খৰচসমূহ আৰু চলিত দেনাৰ পৰিমাণ ক্ৰমে 50,000 টকা, 10,000 টকা আৰু 2,00,000 টকা। চলিত সম্পত্তিৰ মূল্য নিৰ্ণয় কৰা।

শেৰু লিমিটেডৰ তৰল অনুপাত হ'ল 2 : 1। মজুত, অগ্ৰিম প্ৰদত্ত খৰচসমূহ এবং চলিত দেনাৰ পৰিমাণ যথাক্ৰমে হ'ল 50,000 টকা, 10,000 টকা এবং 2,00,000 টকা। চলিত সম্পত্তিৰ মূল্য নিৰ্ণয় কৰা।

**OR / নাইবা / অথবা**

Mention the steps for creating graphs using Excel.

Excel ব্যৱহাৰ কৰি লেখ তৈয়াৰ কৰাৰ পদক্ষেপসমূহ উল্লেখ কৰা।

Excel ব্যৱহাৰ কৰে লেখ তৈৰি কৰাৰ ধাপগুলি উল্লেখ কৰো।



10. What is buyback of shares ?

3

অংশপত্ৰ ফিৰেং ক্ৰয় কি?

অংশপত্ৰ ফেৰেং-ক্ৰয় কী?

**OR / নাইবা / অথবা**

Give *three* examples of cash inflow from operating activities.

ব্যৱসায়িক কাৰ্য্যকলাপৰ পৰা হোৱা নগদ ধন প্ৰবাহৰ *তিনিটা* উদাহৰণ দিয়া।

ব্যৱসায়িক কাৰ্য্যকলাপৰেৰে থেকে উৎপন্ন নগদ ধন প্ৰবাহৰে *তিনিটি* উদাহৰণ দাও।

**OR / নাইবা / অথবা**

Write in brief about Accounting Information System (AIS).

লেখাংকন তথ্য প্ৰণালীৰ বিষয়ে চমুকৈ লিখা।

হিসাবৱক্ষণ তথ্য প্ৰণালীৰ বিষয়ে সংক্ষেপে লেখো।

11. Write *three* distinctions between Revaluation Account and Realisation Account.

3

পুনৰমূল্যায়ন হিচাপ আৰু মূল্যাদায়কৰণ হিচাপৰ মাজৰ *তিনিটা* পাৰ্থক্য লিখা।

পুনৰ্মূল্যায়ন হিসাব এবং आदायकरण हिसाबेৰ मध्ये *तनिटि* पार्थक्य लेखो।

**OR / नাইबा / अथवा**

Why a retiring partner is entitled to a share of goodwill of the firm ?

এজন অৱসৰী অংশীদাৰ কিয় প্ৰতিষ্ঠানখনৰ সুনামৰ এটা অংশৰ অধিকাৰী হয়?

একজন অবসরপ্রাপ্ত অংশীদার কেন প্ৰতিষ্ঠানটিৰ সুনামেৰ একটি অংশেৰ অধিকাৰী হয়?



12. Prepare a Comparative Income Statement from the following particulars of BP Ltd.

6

BP-লিমিটেডৰ তলৰ তথ্যৰ পৰা এখন তুলনামূলক আয় প্ৰতিবেদন প্ৰস্তুত কৰা :

BP-লিমিটেডৰ নিম্নলিখিত তথ্যৰ ভিত্তিতে একটি তুলনামূলক আয় প্ৰতিবেদন প্ৰস্তুত কৰো :

Particulars (বিবৰণ/বিবৰণ)	2022 (₹)	2023 (₹)
Sales বিক্ৰী/বিক্ৰি	4,00,000	6,00,000
Cost of Goods Sold বিক্ৰী কৰা সামগ্ৰীৰ ক্ৰয়মূল্য বিক্ৰি কৰা সামগ্ৰীৰ ক্ৰয়মূল্য	60% of Sales বিক্ৰীৰ 60% বিক্ৰিৰ 60%	60% of Sales বিক্ৰীৰ 60% বিক্ৰিৰ 60%
Indirect Expenses পৰোক্ষ খৰচ পৰোক্ষ খৰচ	5% of Sales বিক্ৰীৰ 5% বিক্ৰিৰ 5%	5% of Sales বিক্ৰীৰ 5% বিক্ৰিৰ 5%
Rate of Income Tax আয়কৰৰ হাৰ আয়কৰৰ হাৰ	50% of Net Profit before tax আয়কৰ বাদ দিয়াৰ আগৰ লাভৰ 50% আয়কৰ ধাৰ্য কৰাৰ আগে নিট লাভৰ 50%	50% of Net Profit before tax আয়কৰ বাদ দিয়াৰ আগৰ লাভৰ 50% আয়কৰ ধাৰ্য কৰাৰ আগে নিট লাভৰ 50%

**OR / নাইবা / অথবা**

Explain the nature of financial statements.

বিত্তীয় প্ৰতিবেদনসমূহৰ প্ৰকৃতিৰ বিষয়ে ব্যাখ্যা কৰা।

আৰ্থিক প্ৰতিবেদনসমূহৰ প্ৰকৃতি ব্যাখ্যা কৰো।



**OR / নাইবা / অথবা**

Discuss the features of Database Management System.

ডাটাবেচ পৰিচালনা পদ্ধতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা।

ডাটাবেচ পৰিচালনা পদ্ধতিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰো।

13. What is meant by debenture? Explain the types of debentures.

1+5=6

ঋণপত্ৰ বুলিলে কি বুজা যায়? ঋণপত্ৰৰ প্ৰকাৰসমূহ ব্যাখ্যা কৰা।

ঋণপত্ৰ বলতে কী বোঝায়? ঋণপত্ৰৰ ধৰনগুলি ব্যাখ্যা কৰো।

**OR / নাইবা / অথবা**

Give journal entries in the books of MB Ltd. for issue and redemption of debentures under the following situations :

2×3=6

MB লিমিটেডৰ বহীত তলত দিয়া অৱস্থাসমূহৰ বাবে ঋণপত্ৰৰ বিলি আৰু পৰিশোধৰ জাবেদা প্ৰস্তুতি দিয়া :

MB লিমিটেডেৰ বহীতে নিম্নলিখিত অৱস্থাসমূহৰ অধীনে ঋণপত্ৰ বিলি এবং পৰিশোধেৰ জাবেদাভুক্তি দেখাও :

(a) ₹ 4,50,000, 12% Debentures issued at a discount of 5% and redeemable at a premium of 5%.

4,50,000 টকাৰ 12% ঋণপত্ৰ 5% বাটাত বিলি কৰে আৰু 5% অধিহাৰত পৰিশোধনীয়।

4,50,000 টকাৰ 12% ঋণপত্ৰ 5% বাটায় বিলি কৰা হয়, যা 5% অধিহাৰে পৰিশোধনীয়।



- (b) 10,000, 15% Debentures of ₹ 100 each issued at a premium of 10% and redeemable at par.

10,000 টা, 100 টকীয়া 15% ঋণপত্ৰ 10% অধিহাৰত বিলি কৰে আৰু সমহাৰত পৰিশোধনীয়।

10,000 টি, প্ৰতিটি 100 টকা হিচাবে 15% ঋণপত্ৰ 10% অধিহাৰে বিলি কৰা হয়, যা সমহাৰে পৰিশোধনীয়।

- (c) 2,000, 8% Debentures of ₹ 100 each issued at a discount of 4% and redeemable at par.

2,000টা 100 টকীয়া 8% ঋণপত্ৰ 4% বাটাত বিলি কৰে আৰু সমহাৰত পৰিশোধনীয়।

2,000 টি, প্ৰতিটি 100 টকা হিচাবে 8% ঋণপত্ৰ 4% বাটাতে বিলি কৰা হয়, যা সমহাৰে পৰিশোধনীয়।

14. Explain how the amount due to a retiring partner is ascertained.

6

এজন অৱসৰ গ্ৰহণ কৰা অংশীদাৰৰ পাবলগীয়া ধনৰ পৰিমাণ কিদৰে নিৰ্দ্ধাৰণ কৰা হয় ব্যাখ্যা কৰা।

একজন অৱসৰপ্ৰাপ্ত অংশীদাৰেৰ পাওনা অৰ্থেৰ পৰিমাণ কীভাবে নিৰ্দ্ধাৰণ কৰা হয়, ব্যাখ্যা কৰো।

**OR / নাইবা / অথবা**

Babatu, Cintu and Montu were partners in a firm sharing profits and losses in the ratio of their capitals. Their Balance Sheet on 31-03-2022 was as follows :

বাবাটো, চিন্টু আৰু মন্টু তেওঁলোকৰ মূলধনৰ অনুপাতত লাভ-লোকচান বণ্টন কৰা অংশীদাৰ আছিল। 31-03-2022 তাৰিখত তেওঁলোকৰ উদ্ভূতপত্ৰখন তলত দিয়া ধৰণৰ আছিল :



বাবাতু, চিন্টু এবং মণ্টু একটি প্রতিষ্ঠানের অংশীদার ছিল এবং তাদের মূলধনের অনুপাতে তারা লাভ ও লোকসান বণ্টন করত। 31-03-2022 তারিখে তাদের ব্যালেন্স-শীট নিম্নরূপ ছিল :

### Balance Sheet

(উদ্ধৃত পত্র/উদ্ধৃতপত্র)

Liabilities (দেনা/দেনা)	(₹) (টকা/টাকা)	Assets (সম্পত্তি/সম্পত্তি)	(₹) (টকা/টাকা)
Creditors	3,000	Furniture	8,000
পাওনাদার/পাওনাদার		আচবাব/আসবাব	
Reserve Fund	3,200	Stock	6,000
সঞ্চিত পুঁজি/সঞ্চিত পুঁজি		মজুত/মজুত	
Capital :		Debtors	6,000
মূলধন/মূলধন		দেনাদার/ঋণী	
Babatu = 10,000		Bill Receivable	1,000
বাবাটো/বাবাতু		প্রাপ্য বিল/প্রাপ্য বিল	
Cintu = 5,000		Cash	5,200
চিন্টু/চিন্টু		নগদ/নগদ	
Montu = 5,000	20,000		
মণ্টু/মণ্টু			
	<u>26,200</u>		<u>26,200</u>

Babatu died on 30-06-2022. Under the terms of the partnership deed, the executors of a deceased partner were entitled to :

30-06-2022 তারিখত বাবাটোৰ মৃত্যু হয়। অংশীদারী চুক্তিৰ চৰ্ত অনুসৰি মৃত অংশীদাৰৰ প্ৰতিনিধিসকলে পাব :

30-06-2022 তারিখে বাবাতুৰ মৃত্যু হয়। অংশীদারী চুক্তিৰ শৰ্ত অনুযায়ী মৃত অংশীদাৰেৰ প্ৰতিনিধিৰা সকলে পাওয়ার অধিকারী :



- (i) Amount standing to the credit of deceased partner's capital account.

মৃত অংশীদাৰৰ মূলধন হিচাপৰ ক্রেডিটত থকা প্ৰাপ্য ধন।

মৃত অংশীদাৰেৰ মূলধন হিসাবেৰ আমানত থেকে প্ৰাপ্য অৰ্থ।

- (ii) Interest on capital @ 5% p.a.

বছৰি 5% হাৰত মূলধনৰ ওপৰত সুত।

মূলধনেৰ উপৰে বছৰে 5% হাৰে সুদ।

- (iii) Share of goodwill on the basis of twice the average of past three years' profits.

বিগত তিনি বছৰৰ গড় লাভৰ দুগুণৰ ভিত্তিত তেওঁৰ সুনামৰ অংশ।

বিগত তিন বছৰেৰ গড় লাভেৰ দু-গুণেৰ ভিত্তিতে তাৰ সুনামেৰ অংশ।

- (iv) Share of profit from the closing of the last financial year to the date of death on the basis of last year's profits.

বিগত বছৰৰ লাভৰ ভিত্তিত বিগত বছৰৰ সামৰণি তাৰিখৰ পৰা মৃত্যু তাৰিখলৈকে লাভৰ অংশ।

বিগত আৰ্থিক বছৰেৰ শেষ থেকে মৃত্যুৰ দিন পৰ্যন্ত গত বছৰেৰ লাভেৰ ভিত্তিতে লাভেৰ অংশ।

Profits for 2019-20, 2020-21 and 2021-22 were ₹6,000, ₹8,000 and ₹7,000 respectively.

2019-20, 2020-21 আৰু 2021-22 ৰ লাভসমূহ ক্ৰমে 6,000 টকা, 8,000 টকা আৰু 7,000 টকা আছিল।

2019-20, 2020-21 এবং 2021-22 -এৰ লাভসমূহ যথাক্ৰমে 6,000 টকা, 8,000 টকা এবং 7,000 টকা ছিল।

Prepare Babatu's capital account on the date of his death.

বাবাটোৰ মৃত্যুৰ তাৰিখত তেওঁৰ মূলধন হিচাপ প্ৰস্তুত কৰা।

বাবাতুৰ মৃত্যুৰ তাৰিখে তাৰ মূলধন হিসাব প্ৰস্তুত কৰো।



15. What is meant by dissolution of partnership firm by giving notice ?  
Mention *any four* situations when a partnership firm may be dissolved by the court. 2+4=6

জাননীৰ দ্বাৰা অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন মানে কি বুজা যায়? ন্যায়ালয়ৰ দ্বাৰা অংশীদাৰী ব্যৱসায়ৰ অৱসায়ন হ'ব পৰা যিকোনো চাৰিটা পৰিস্থিতি উল্লেখ কৰা।

বিজ্ঞপ্তি জাৰি কৰে অংশীদাৰী প্ৰতিষ্ঠানেৰে অবলুপ্তি বনতে কী বোঝায়? যে-কোনো চাৰিটা অবস্থায় উল্লেখ কৰো যেখানে আদালত দ্বাৰা কোনো অংশীদাৰী প্ৰতিষ্ঠানেৰে অবলুপ্তি কৰা যেতে পারে।

**OR / নাইবা / অথবা**

Tarun and Moni are two equal partners of a business. They decided to dissolve their firm on 31st March, 2023. Their Balance Sheet on that date was as under :

তৰুণ আৰু মণি এটা ব্যৱসায়ৰ সম অংশীদাৰ। তেওঁলোকে 31 মাৰ্চ, 2023 তাৰিখত তেওঁলোকৰ ব্যৱসায়ৰ অৱসায়নৰ সিদ্ধান্ত লয়। সেই তাৰিখত তেওঁলোকৰ উদ্ভূতপত্ৰখন তলত দিয়া ধৰণৰ আছিল :

তৰুণ এবং মণি একটি ব্যবসায়েৰ সম অংশীদাৰ। তারা 31শে মাৰ্চ, 2023 তাৰিখে তাদের ব্যবসায়েৰ অবলুপ্তিৰ সিদ্ধান্ত নেয়। সেই তাৰিখে তাদের উদ্ভূতপত্ৰ নিম্নৰূপ ছিল :

**Balance Sheet**

(উদ্ভূত পত্ৰ / উদ্ভূতপত্ৰ)

Liabilities দেনা/দেনা	(₹) টকা/টাকা	Assets সম্পত্তি/সম্পত্তি	(₹) টকা/টাকা
Sundry Creditors বিবিধ পাওনাদাৰ/বিভিন্ন পাওনাদাৰ	20,000	Cash নগদ/নগদ	2,000
Loan from Manash মানসৰ পৰা ঋণ/মানসেৰে থেকে ধাৰ	5,000	Debtors দেনাদাৰ/ঋণী	20,000
Capitals : মূলধন/মূলধন		Stock মজুত/মজুত	25,000
Tarun = 30,000		Investments বিনিয়োগ/বিনিয়োগ	5,000
তৰুণ/তৰুণ		Fixed Assets স্থায়ী সম্পত্তি/স্থায়ী সম্পত্তি	23,000
Moni = 20,000	50,000		
মণি/মণি			
	<u>75,000</u>		<u>75,000</u>



- (i) Fixed assets are realised at ₹ 27,600 and debtors realised at 60% of book value.

স্থায়ী সম্পত্তিসমূহৰ পৰা 27,600 টকা আদায় কৰা হয় আৰু দেনাদাৰৰ পৰা বহীমূল্যৰ 60% আদায় পোৱা হয়।

বিভিন্ন স্থায়ী সম্পত্তি বাবদ 27,600 টকা এবং দেনাদাৰ বাবদ হিসাবমতো মূল্যৰ 60% আদায় কৰা হয়।

- (ii) Investments are taken over by Tarun at book value.

তৰফে বহীমূল্যত বিনিয়োগসমূহ গ্ৰহণ কৰে।

বিনিয়োগসমূহ হিসাবমতো মূল্যে তৰফে গ্ৰহণ কৰে।

- (iii) Sundry Creditors agreed to accept 15% less.

বিবিধ পাওনাদাৰসকলে 15% কমকৈ গ্ৰহণ কৰিবলৈ সন্মত হয়।

বিভিন্ন পাওনাদাৰেৰা 15% কম নিতে সন্মত হয়।

- (iv) Stock are realised at ₹ 40,000.

মজুতৰ পৰা 40,000 টকা আদায় কৰা হয়।

মজুত বাবদ 40,000 টকা আদায় কৰা হয়।

- (v) Expenses on realisation are ₹ 500.

মূল্যাদায়কৰণৰ খৰছ 500 টকা।

আদায়ীকৰণেৰে খৰচ 500 টকা।

- (vi) An unrecorded printer realised ₹ 500.

এটা অলিপিবদ্ধ প্ৰিণ্টাৰৰ পৰা 500 টকা পোৱা গ'ল।

একটি অলিপিবদ্ধ প্ৰিণ্টাৰ বাবদ 500 টকা পাওয়া গেল।

Close the firm's books by preparing a Realisation Account, Partners' Capital Accounts and Cash Account.

মূল্যাদায়কৰণ হিচাপ, অংশীদাৰৰ মূলধন হিচাপ আৰু নগদ হিচাপ প্ৰস্তুত কৰি ব্যৱসায়ৰ হিচাপৰ বহীসমূহ বন্ধ কৰা।

আদায়ীকৰণ হিচাব, অংশীদাৰেৰে মূলধন হিচাব এবং নগদ হিচাব প্ৰস্তুত কৰে কাৰবাৰেৰে বইগুলি বন্ধ কৰো।



16. Ayushi Ltd. issued 7,000 equity shares of ₹ 10 each at a premium of ₹ 2 per share payable as follows : 8

On Application. – ₹ 3

On Allotment – ₹ 5 (including premium)

On First and Final Call – ₹ 4

Applications were received for 11,000 shares. The excess money was refunded and the allotment money was received in full. When the first and final call was made the amount due was received with the exception of 200 shares. These 200 shares were forfeited and subsequently reissued as fully paid up for a consideration of ₹ 6 per share.

Give Journal entries in the books of the company recording the transactions.

Ayushi লিমিটেডে প্রতিখন 10 টকা মূল্যৰ 7,000 খন সমাংশপত্ৰ প্রতিখনত 2 টকা অধিহাৰত বিলি কৰিছিল আৰু ইয়াক তলত দিয়া ধৰণে পৰিশোধ কৰিব লাগিছিল :

আবেদনৰ লগত – 3 টকা

আবণ্টনৰ লগত – 5 টকা (অধিহাৰৰ সৈতে)

প্ৰথম আৰু চূড়ান্ত তলবৰ লগত – 4 টকা

11,000 অংশপত্ৰৰ বাবে আবেদন পোৱা গৈছিল। বেছিকৈ লাভ কৰা ধনসমূহ ঘূৰাই দিয়া হৈছিল আৰু আবণ্টনৰ ধন সম্পূৰ্ণকৈ লাভ কৰিছিল। যেতিয়া প্ৰথম আৰু চূড়ান্ত তলব কৰা হয়, 200 খন অংশপত্ৰৰ বাহিৰে বাকী সকলো ধন আদায় পোৱা হৈছিল। এই 200 খন অংশপত্ৰ বাজেয়াপ্ত কৰা হৈছিল আৰু প্রতিখনত 6 টকা হিচাপত তাৰপিছতেই সম্পূৰ্ণ আদায়কৃত ৰূপত পুনৰ বিলি কৰা হৈছিল।

কোম্পানীৰ বহীত লেনদেনসমূহ লিপিবদ্ধকৰণৰ বাবে জাবেদা প্ৰস্তুতি দিয়া।

আয়ুৰী লিমিটেড প্রতিটি 10 টকা মূল্যৰ 7,000টি সমাংশপত্ৰ প্রতিটি 2 টকা অধিহাৰে বিলি কৰিছিল যা নিম্নৰূপে পৰিশোধনীয় :

আবেদনৰ সঙ্গে – 3 টকা

আবণ্টনৰ সঙ্গে – 5 টকা (অধিহাৰ সন্মত)

প্ৰথম আৰু চূড়ান্ত তলবৰ সঙ্গে – 4 টকা



11,000 অংশপত্রের জন্য আবেদন পাওয়া গিয়েছিল। অতিরিক্ত অর্থ ফেরৎ দেওয়া হয়েছিল এবং আবণ্টনের অর্থ সম্পূর্ণরূপে গ্রহণ করা হয়েছিল। যখন প্রথম এবং চূড়ান্ত তলব করা হয় তখন 200টি অংশপত্র ছাড়া বাকি সমস্ত আবণ্টন অর্থ সম্পূর্ণরূপে আদায় করা হয়েছিল। এই 200টি অংশপত্র বাজেয়াপ্ত করা হয়েছিল এবং প্রতিটি 6 টাকা হিসেবে সম্পূর্ণ আদায়কৃতরূপে পুনরায় করা হয়েছিল।

কোম্পানির বইতে লেনদেনসমূহ লিপিবদ্ধকরণের জন্য জাবোদাভুক্তি দেখাও।

**OR / নাইবা / অথবা**

Write short notes on : **(any four)**

2×4=8

চমু টোকা লিখা : (যিকোনো চারটি)

সংক্ষিপ্ত টীকা লেখো : (যে-কোনো চারটি)

(a) Under Subscription

কম ক্রয়সম্মতি

কম ক্রয়সম্মতি

(b) Capital Reserve

মূলধনীয় পুঁজি

মূলধনীয় পুঁজি

(c) Pro-rata Allotment

সমানুপাতিক আবণ্টন

সমানুপাতিক আবণ্টন

(d) Securities Premium

প্রতিভূতি অধিহার

প্রতিভূতি অধিহার

(e) Convertible Debenture

রূপান্তরযোগ্য ঋণপত্র

রূপান্তরযোগ্য ঋণপত্র

**OR / নাইবা / অথবা**

Write the limitations of Computerised Accounting System.

কম্পিউটারকৃত লেখাংকন প্রণালীর সীমাবদ্ধতাসমূহ লিখা।

কম্পিউটারকৃত হিসাবরক্ষণ প্রণালীর সীমাবদ্ধতাসমূহ লেখো।



17. Sikha and Sneha are partners in a firm sharing profits in the ratio of 2 : 1. On 1st January, 2022, their Balance Sheet was as under : 8

শিখা আৰু স্নেহা 2 : 1 অনুপাতত লাভ বণ্টনৰ এখন প্রতিষ্ঠানৰ অংশীদাৰ। 1 জানুৱাৰী 2022 তাৰিখত তেওঁলোকৰ উদ্ভূত পত্ৰখন তলত দিয়াৰ দৰে আছিল :

শিখা এবং স্নেহা 2 : 1 অনুপাতে মুনাফা বণ্টনের হিসাবে একটি প্রতিষ্ঠানের অংশীদাৰ। 2022 সালের 1লা জানুৱাৰী তাৰে উদ্ভূতপত্ৰ নিম্নৰূপ ছিল :

### Balance Sheet

(উদ্ভূতপত্ৰ / উদ্ভূতপত্ৰ)

Liabilities দেনা/দেনা	(₹) টকা/টাকা	Assets সম্পত্তি/সম্পত্তি	(₹) টকা/টাকা
Bills Payable প্রদেয় বিল/প্রদেয় বিল	10,000	Cash in hand নগদ জমা/নগদ জমা	10,000
Creditors পাওনদাৰ/পাওনাদাৰ	58,000	Cash at bank বেংকত জমা/ব্যাংকে জমা	40,000
Outstanding Expenses অপ্রদত্ত খৰচ/অপ্রদত্ত খৰচ	2,000	Debtors দেনাদাৰ/ঋণী	60,000
Capitals : মূলধন/মূলধন		Stock মজুত/মজুত	40,000
Sikha = 1,80,000 শিখা/শিখা		Plant কাৰখানা/কাৰখানা	1,00,000
Sneha = 1,50,000 স্নেহা/স্নেহা	3,30,000	Building ভৱন/ভৱন	1,50,000
	<u>4,00,000</u>		<u>4,00,000</u>

On the above date, they admitted Anisha as a new partner on the following terms :

উপৰোক্ত তাৰিখত তেওঁলোকে তলত উল্লেখ কৰা চৰ্তসমূহৰ ভিত্তিত অনিচাক নতুন অংশীদাৰ হিচাপে ভৰ্তি কৰিলে :



উপরোক্ত তারিখে তারা নিম্নলিখিত শর্তসাপেক্ষে অনিষাকে নতুন অংশীদার হিসেবে গ্রহণ করল :

- (i) Anisha will bring ₹ 1,00,000 as her capital and ₹ 60,000 as her share of goodwill for 1/4th share in the profits.

অনিচাই লাভের 1/4 অংশের বাবে তাইর মূলধনের বাবদ 1,00,000 টাকা আৰু সুনামৰ অংশৰ বাবদ 60,000 টকা আনিব।

লাভের 1/4 অংশের জন্য অনিষা মূলধন বাবদ 1,00,000 টাকা এবং সুনামের অংশ বাবদ 60,000 টাকা আনবে।

- (ii) Plant is to be appreciated to ₹ 1,20,000 and the value of buildings is to be appreciated by 10%.

কাৰখানাৰ মূল্য 1,20,000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু ভৱনৰ মূল্য 10% বৃদ্ধি কৰা হ'ব।

কাৰখানাৰ মূল্য 1,20,000 টকা এবং ভৱনৰ মূল্য 10% বৃদ্ধি কৰা হ'বে।

- (iii) Stock is to be valued at ₹ 36,000.

মজুতৰ মূল্যায়ন 36,000 টকাত কৰা হ'ব।

মজুতৰ মূল্যায়ন 36,000 টকা কৰা হ'বে।

- (iv) A provision for bad and doubtful debts is to be created at 5% of debtors.

দেনাদাৰৰ ওপৰত অনুদ্বাৰণীয় আৰু সন্দেহজনক দেনাৰ বাবে 5% হাৰত পুঁজি গঠন কৰা হ'ব।

অনুদ্বাৰণীয় এবং সন্দেহজনক দেনা বাবদ দেনাদাৰেৰ উপৰ 5% হাৰে পুঁজি গঠন কৰা হ'বে।

- (v) Creditors will increase by ₹ 1,000 as an amount payable to Priyanka for goods purchased on credit was not taken into account.

পাওনাদাৰৰ পৰিমাণ 1,000 টকা বৃদ্ধি কৰা হ'ব, কাৰণ বাকীত সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰিয়াংকাক দিবলগীয়া এক ধনৰাশি হিচাপত ধৰা হোৱা নাছিল।

পাওনাদাৰেৰ পৰিমাণ 1,000 টকা বৃদ্ধি কৰা হ'বে, কাৰণ বাকীতে সামগ্ৰী ক্ৰয়েৰ কাৰণে প্ৰিয়াংকাকে প্ৰদেয় ধনৰাশি হিসাবে ধৰা হয়নি।



Prepare Revaluation Account, Pass Journal Entries and prepare the Balance Sheet of the new firm.

পুনৰমূল্যায়ন হিচাপ প্রস্তুত কৰা, জাবেদা প্রবিষ্টি দিয়া আৰু নতুন প্রতিষ্ঠানৰ উদ্ভূত পত্ৰখন প্রস্তুত কৰা।

পুনৰমূল্যায়ন হিসাব প্রস্তুত কৰো, জাবেদাভুক্তি দেখাও এবং নতুন প্রতিষ্ঠানের উদ্ভূতপত্ৰ প্রস্তুত কৰো।

**OR / নাইবা / অথবা**

- (i) Distinguish between Fixed Capital Account and Fluctuating Capital Account. 5

স্থিৰ মূলধন হিচাপ আৰু অস্থিৰ মূলধন হিচাপৰ মাজৰ পাৰ্থক্যবোৰ লিখা।

স্থিৰ মূলধন হিসাব এবং অস্থিৰ মূলধন হিসাবের মধ্যে পার্থক্য লেখো।

- (ii) How the adjustment of capitals is made at the time of admission of a new partner? 3

এজন নতুন অংশীদারৰ ভৰ্তিৰ সময়ত মূলধনৰ সংযোজন কিদৰে কৰা হয়?

একজন নতুন অংশীদারের প্রবেশাধিকার দেবার সময় মূলধনের সংযোজন কীভাবে করা হয়?

18. Following is the Trial Balance of Arnab and Anvi as on 31st March, 2023 : 8

31 মার্চ 2023 তারিখত অৰ্ণব আৰু অনভিৰ উদ্ভূত মিলনপত্ৰখন তলত দিয়া দৰে আছিল :

31শে মার্চ 2023 তারিখে অৰ্ণব এবং আনভিৰ ট্ৰায়াল ব্যালেন্স নিম্নরূপ ছিল :

**Trial Balance**

(উদ্ভূত মিলনপত্ৰ / ট্ৰায়াল ব্যালেন্স)

Debit (ডেবিট/খরচ)	(₹) (টকা/টাকা)	Credit (ক্রেডিট/জমা)	(₹) (টকা/টাকা)
Machinery যন্ত্রপাতি/যন্ত্রপাতি	3,00,000	Capital : মূলধন/মূলধন	
Furniture আচবাব/আসবাব	8,000	Arnab অৰ্ণব/অৰ্ণব	2,40,000
Copyright কপিৰাইট/কপিৰাইট	10,000	Anvi অনভি/আনভি	1,60,000
Building ভৱন/ভবন	1,35,000	Reserve Fund সঞ্চিত পুঁজি/সঞ্চিত পুঁজি	19,000



Debit (ডেবিট/খরচ)	(হ) (টকা/টাকা)	Credit (ক্রেডিট/জমা)	(হ) (টকা/টাকা)
Salary দৰমহা/বেতন	16,000	Outstanding Wages অপ্রদত্ত মজুরী/অপ্রদত্ত মজুরি	400
Taxes কৰ/কর	800	Bad Debts Provision অনুদ্বারণীয় ঋণৰ ব্যৱস্থা/ অনুদ্বারণীয় ঋণের ব্যবস্থা	1,400
General Expenses সাধাৰণ ব্যয়/সাধারণ ব্যয়	1,000	Bills Payable প্রদেয় বিল/প্রদেয় বিল	42,400
Bills Receivable প্রাপ্য বিল/প্রাপ্য বিল	1,800	Sundry Creditors বিবিধ পাওনাদাৰ/বিভিন্ন পাওনাদার	13,200
Debtors দেনাদাৰ/ঋণী	42,800	Trading Account : ক্রয়-বিক্রয় হিচাপ/ক্রয়-বিক্রয় হিসাব	
Charity দাতব্য/দাতব্য	1,400	Gross Profit মুঠ লাভ/মোট লাভ	1,24,600
Investment (বিনিয়োগ/বিনিয়োগ)	30,000	Discount বাট্টা/বাট্টা	1,000
Bank Balance বেংকত জমা/ব্যাংকে জমা	15,000	Commission দস্তৰি/দস্তরি	400
Cash in hand নগদ জমা/নগদ জমা	600		
Drawings : আহৰণ/আহরণ			
Arnab অৰ্ণব/অর্ণব	12,000		
Anvi অন্ভি/অন্ভি	8,000		
Closing Stock সামৰণি মজুত/শেষ মজুত	20,000		
	<u>6,02,400</u>		<u>6,02,400</u>



Prepare Profit and Loss Account, Profit and Loss Appropriation Account for the year ended 31st March, 2023 and a Balance Sheet as on that date after taking into consideration of the following adjustments :

তলৰ সংযোজনসমূহ বিবেচনা কৰি 2023 চনৰ 31 মাৰ্চত অন্তৰ্গত বছৰটোৰ বাবে লাভ-লোকচান হিচাপ, লাভ-লোকচান উপযোজন হিচাপ আৰু সেই তাৰিখত উদ্ভূত পত্ৰ প্ৰস্তুত কৰা :

নিচৰ সংযোজনসমূহ বিবেচনা কৰে 2023 সালৰ 31 শে মাৰ্চে শেষ হওয়া বছৰটোৰ জন্য লাভ-লোকসান হিসাব, লাভ-লোকসান উপযোজন হিসাব এবং সেই তাৰিখৰ উদ্ভূতপত্ৰ প্ৰস্তুত কৰো।

(i) Partners are entitled to interest on capital at 5% p.a.

অংশীদাৰসকলে মূলধনৰ ওপৰত বছৰি 5% হাৰে সুত লাভ কৰিব।

অংশীদাৰেৰা মূলধনৰ উপৰ বছৰে 5% হাৰে সুদ লাভেৰ অধিকাৰী।

(ii) Transfer 10% of net profits to Reserve Fund.

প্ৰকৃত লাভৰ 10% সঞ্চিত পুঁজিলৈ স্থানান্তৰ কৰিব লাগে।

প্ৰকৃত লাভেৰ 10% সঞ্চিত পুঁজিৰ জন্য স্থানান্তৰ কৰতে হবে।

(iii) Bad debts provision has to be increased to 5% on Debtors.

অনুদাৰণীয় ঋণৰ ব্যৱস্থা দেনাদাৰৰ ওপৰত 5% লৈ বৃদ্ধি কৰিব লাগে।

অনুদাৰণীয় ঋণেৰ ব্যৱস্থা দেনাদাৰেৰ উপৰ 5% বৃদ্ধি কৰতে হবে।



(iv) Interest on Investment accrued ₹ 500.

বিনিয়োগৰ ওপৰত 500 টকা সুত প্ৰাপ্য হৈ আছে।

বিনিয়োগৰ উপৰ 500 টকা সুদ প্ৰাপ্য হয়ে আছে।

(v) Depreciate Machinery @10%.

যন্ত্ৰপাতিৰ ওপৰত 10% হাৰত অবক্ষয় ধাৰ্য কৰিব লাগে।

যন্ত্ৰপাতিৰ উপৰ 10% হাৰে অবক্ষয় ধাৰ্য করতে হবে।

— x —